

**SHREE SECURITIES LIMITED**  
CIN : L65929WB1994PLC061930  
Regd. Office : Office No. 427, Rangoli Forum Mall, 212, Girish Ghosh Road, Belur, Howrah-711202, West Bengal, India  
Telephone : 033 2231 3366, E-mail : info@shresecindia.com, Website : www.shresecindia.com

**STATEMENT OF UNAUDITED STANDALONE FINANCIAL RESULTS FOR THE QUARTER ENDED JUNE 30, 2023.** (Rs. in Lakhs)

PARTICULARS	Quarter ended June 30, 2023	Quarter ended March 31, 2023	Quarter ended June 30, 2022	Year ended March 31, 2023
	(Un-Audited)	(Audited)	(Un-Audited)	(Audited)
Total income from operations (net)	12.678	5.510	12.812	44.076
Net Profit / (Loss) from ordinary activities after tax	3.873	-48.586	7.981	-21.711
Net Profit / (Loss) for the period after tax (after Extraordinary items)	3.873	-48.586	7.981	-21.711
Equity Share Capital	7980.000	7980.000	7980.000	7980.000
Reserves (excluding Revaluation Reserve as shown in the Balance Sheet of Previous year)	0.000	0.000	0.000	5583.380
Earnings Per Share (before extra ordinary items) (of Rs. 10/- each)				
Basic :	0.005	-0.061	0.010	-0.027
Diluted :	0.005	-0.061	0.010	-0.027
Earnings Per Share (after extra ordinary items) (of Rs. 10/- each)				
Basic :	0.005	-0.061	0.010	-0.027
Diluted :	0.005	-0.061	0.010	-0.027

**NOTE :**  
The above is an extract of the detailed format of Financial Results for the Quarter ended 30.06.2023 filed with the Stock Exchange under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Financial Results for the Quarter ended 30.06.2023 is available on the Stock Exchange websites.  
Company's website : <http://shresecindia.com/invr.html>  
BSE Limited : [www.bseindia.com](http://www.bseindia.com)

**NOTES :**  
1) The said financial results were reviewed by the Audit Committee and were thereafter approved by the Board of Directors of the Company at their respective meetings held on 14th August, 2023.  
2) In accordance with the requirements under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the Statutory Auditors have performed a limited review of the financial results of Shree Securities Limited for the quarter ended 30th June, 2023. There are no qualifications in the limited review report issued for the said period.

For and on behalf of the Board of  
**SHREE SECURITIES LIMITED**  
SD/-  
Bhavya Dhiman  
(Managing Director)  
DIN :: 09542964

Place : Kolkata  
Date : 14.08.2023

**BIJOY HANS LIMITED**  
Regd Office: H P Brahmachari Road, Rebabari, Guwahati 781 008 (Assam)  
Tel: 0361-2512373 Email: ash\_ashim@yahoo.co.in Web: www.bijoyhans.net  
CIN L51909AS1985PLC002323

**EXTRACT OF STANDALONE UNAUDITED FINANCIAL RESULTS FOR THE QUARTER ENDED 30<sup>TH</sup> JUNE, 2023** (Rs. in Lakhs)

Sr. No	PARTICULARS	Quarter Ended 30.06.23	Quarter Ended 31.03.23	Quarter Ended 30.06.22	Year Ended 31.03.23
		(Unaudited)	(Audited)	(Unaudited)	(Audited)
1	Total Income from Operations (net)	19.13	12.42	9.70	44.21
2	Net Profit / (Loss) from ordinary activities before tax (before Exceptional and/or Extraordinary Items)	-0.50	-28.20	-8.18	-44.46
3	Net Profit / (Loss) for the period before tax (after Exceptional and/or Extraordinary Items)	-0.50	-28.20	-8.18	-44.46
4	Net Profit / (Loss) for the period after tax (after Exceptional and/or Extraordinary Items)	-0.50	-28.16	-8.18	-44.42
5	Total Comprehensive Income for the period (Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax))	-0.50	-28.16	-8.18	-44.42
6	Equity Share Capital	300	300	300	300
7	Earning Per Share (of Rs. 10/- each) (for continuing and discontinued operations)				
	1. Basic:	0.00	0.00	0.00	0.00
	2. Diluted:	0.00	0.00	0.00	0.00

**NOTE:-**  
1 The above results were reviewed by the Audit Committee and the Board of Directors has approved the same and its release at their respective meetings held on 14<sup>th</sup> August, 2023.  
2 The above is an extract of the detailed format of Quarterly Financial Results for the period ended 30.06.2023 filed with the stock exchange under Regulation 33 of the SEBI (Listing and other Disclosure Requirements) Regulations, 2015. The full format of the Quarterly/Annual Financial Results are available at the stock exchange website at [www.bseindia.com](http://www.bseindia.com) and also Company's website at [www.bijoyhans.net](http://www.bijoyhans.net).

For and on behalf of the Board of Directors  
**Ashok Kumar Patawari**  
Managing Director  
DIN: 00154286

Place: Guwahati  
Date : 14<sup>th</sup> August, 2023

Sl. No.	
1	Total
2	Net P and/o
3	Net P and/o
4	Net P and/o
5	Total
6	Equity
7	Reser
8	Share
	(face
	i. Bas
	ii. Dilu

**Notes :**  
1. The abo  
2. The abo  
Requirem  
3. The resu  
Rules iss  
4. Previous

Place : Kolka  
Date : 14.08.

**ORIENT MOVIE TONE CORPORATION LIMITED**  
CIN: L92142WB1946PLC013138  
Registered Office: 9A, Esplanade East, Kolkata-700069

**EXTRACT OF STATEMENT OF UNAUDITED (STANDALONE) FINANCIAL RESULTS FOR THE QUARTER ENDED ON 30TH JUNE, 2023** (Rs. In Lakhs)

Sl No	Particulars	STANDALONE			
		Quarter ending 30.06.2023	Preceding 3 months ended 31.03.2023	Quarter ending 31.03.2023	Year Ended 30.06.2022
		Unaudited	Audited	Unaudited	Audited
1	Total Income from Operation (net)	62.61	25.64	(46.39)	52.68
2	Net Profit/ (Loss) for the period (before Tax, Exceptional and /or Extraordinary item)	30.49	(78.43)	(78.05)	(148.42)
3	Net Profit/ (Loss) for the period (after Tax, Exceptional and/or Extraordinary Item)	30.49	(77.92)	(78.05)	(147.91)
4	Other comprehensive income net of taxes	-	-	-	0.27
5	Total Comprehensive Income for the period	30.49	(77.92)	(78.05)	(147.65)
6	Equity Share Capital	36.55	36.55	36.55	36.55
8	Earning per share (of Rs.10/- each) (Basic & Diluted) (Rs)	8.34	(21.32)	(21.35)	(40.46)

**Note:**  
The above is an extract of the detailed format of Financial Results for the Quarter ended 30th June, 2023 filed with the Calcutta Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations & Disclosure Requirements) Regulation, 2015.

**Notes:**  
1) The said financial results were reviewed by the Audit Committee and were thereafter approved by the Board of Directors of the Company at

**ORIENT BEVERAGES LIMITED**  
(Corporate Identification No: L15520WB1960PLC024710)  
Regd. Office: "Aelpe Court", 3rd Floor, 225C, A. J. C. Bose Road, Kolkata - 700 020, W.B.  
Phone: (033)22817001, E-mail: cs@obl.org.in, Website: www.obl.org.in

**NOTICE**  
**ANNUAL GENERAL MEETING TO BE HELD THROUGH VIDEO CONFERENCING (VC)/OTHER AUDIO-VISUAL MEANS (OAVM)**

Notice is hereby given that the 62nd Annual General Meeting (AGM) of the Members of the Orient Beverages Ltd. is scheduled to be held on **Friday, the 29th September, 2023 at 1.00 P.M. (IST)** through **Video Conferencing ("VC")/Other Audio-Visual Means ("OAVM")** in compliance with the applicable provisions of the Companies Act, 2013 ("the Act") read with rules made thereunder and the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 ("SEBI Listing Regulations") read with Circulars No. 14/2020, No. 17/2020, No.20/2020, No. 02/2021 and 02/2022 dated 08.04.2020, 13.04.2020, 05.05.2020, 13.01.2021 and 05.05.2022 respectively and General Circular No. 10/2022 dated 28.12.2022 issued by Ministry of Corporate Affairs (MCA Circulars) have permitted the holding of AGM through VC/OAVM, without the physical presence of the Members at a common venue. Hence, Members can attend and participate in the AGM through VC/OAVM facility only.

In compliance with the above circulars, soft copies of the Notice of AGM and Annual Report for the FY 2022-23 will be sent to all those Shareholders, whose email addresses are registered with the Company or with their respective Depository Participants. The said Notice and Annual Report will also be made available on the Company's website at [www.obl.org.in](http://www.obl.org.in) and Stock Exchange's websites of BSE Ltd. at [www.bseindia.com](http://www.bseindia.com) and The Calcutta Stock Exchange Ltd. at [www.cse-india.com](http://www.cse-india.com) respectively and also available on the website of Central Depository Services (India) Limited (Remote E-voting Agent) at [www.evotingindia.com](http://www.evotingindia.com).

Shareholders holding shares in physical/demat mode are requested to register/update their email address/Mobile number with the Company/ Depository Participant in order to obtain said Notice and Annual Report and/or login details for joining the AGM through VC/OAVM facility including e-voting at AGM.

Shareholders will have an opportunity to cast their vote remotely or during the AGM on the business as set forth in the Notice of AGM through electronic voting system. The manner of voting remotely or during the AGM for shareholders and other necessary details will be provided in the Notice of AGM can be obtain/avail from Company's website at [www.obl.org.in](http://www.obl.org.in).

Pursuant to applicable provisions of the Companies Act, 2013 and SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the Register of Members and Share Transfer Books of the Company will remain close from **23.09.2023 to 29.09.2023 (both days inclusive)** for the purpose of AGM.

Shareholders may please be noted that in terms of aforementioned circulars, the Company will not send physical copies of Notice of AGM and Annual Report to the Shareholders of the Company.

The above information is issued for the information and benefit

Sl. No.	
1	TOTAL
2	NET P TAX, E
3	NET P TAX (A
4	NET P TAX (A
5	TOTAL THE P THE P COMP
6	EQUIT
7	OTHEI
8	EARNI (FOR (OPER (OPER B/ DI

**Notes:**  
1 The at SEBI ( THE fu and on

Place : Dated :

**EXTRACT**

